



সৃষ্টির উন্মাদনাই যেতিয়া প্রতিনিয়ত চোরাই যায় শুক্র
উপকূল, জীৱনৰ প্ৰাত্যহিকতাতো যেতিয়া গজি উঠে
পলসুৱা সন্ধারনা, বঙে-বসে জাতিক্ষাৰ হৈ পৰে চৌদিশ,
প্ৰত্যেকটি 'সাধাৰণ'ত আৰোপিত হয় 'অসাধাৰণত'ৰ,



জীৱনৰ প্ৰাত্যহিকতাক ষি পৰিণত কৰে শিল্পলৈ

কোন থকততে মহান, শিল্পী নে তেওঁৰ দ্বাৰা সৃষ্ট
শিল্পকৰ্ম।

শিল্পী এক উৎসর্গিত সন্তাৰ নাম, সৃষ্টিৰ নিচাত
মাতাল হৈ যি ভবি দিয়ে দুৰ্গম গিবিকন্দৰত, ক্ষুদ্ৰ শক্তিৰে
যি সন্মোহন বচে দুৰ্জয় সাগৰৰ অশান্ত ঢোক বশ কৰাৰ,
কাংক্ষিত লক্ষণলৈ যি পাৰি দিয়ে নিভীক খোজ বনাগ্নিৰ
উদ্বামতাৰ মাজেৰে। কোনো লাগী নহয়, কোনো এলাগী
নহয়। জীৱনৰ এৰেহাও তেওঁলোকৰ পৰম প্ৰাপ্তি।
তেওঁলোকৰ হাতৰ যাদুকৰী পৰশত প্ৰাণ স্পন্দিত হয়
মূক পথৰৰ, আঙুলিৰ নিৰ্দেশত স্তৰ হৈ বৈ দিয়ে জোন-
বেলি-তৰা। তেওঁলোকৰ সৃষ্টিৰ উন্মাদনাত তম্য হৈ পৰে
নীলা সাগৰ, মুঞ্ছ হৈ পৰে নীলা আকাশ। অকৃপণে ঢালি
দিয়ে সকলোৰোৰ বৎ শিল্পীৰ তুলিকাত, কেনভাবত।
বৰষাৰ-জিবি-জিবি শব্দ অনুৰোধ হয় সংগীতৰ সপ্তসুৰৰ
মাজত। খোল-মৃদংগত প্ৰাণ পায় ধূমহা-গাজনিৰ লহৰ।
নৃত্যৰ লয়লাস ছন্দে মুমুক্ষু প্ৰাণতো জগাই তোলে
প্ৰাণচাপ্তল্য। কাৰোৰাৰ কলমৰ আগেৰে নিগৰি ওলোৱা
চিয়াঁইকণে বন্দী কৰি থয় কলীয়া-সোণালী সময় যুগ-
যুগান্তৰলৈ।

মানুহ আৰু মানুহৰ এই পৃথিবীৰ শিল্পীৰ প্ৰেৰণাৰ
উৎস। শিল্পীৰ বাবে এয়া এখন উৰ্বৰ ভূমি, শ্যামলিমা
সন্তানৰ উৎস। সৃষ্টিৰ খনিকৰ সকলে নিজস্ব হাতিয়াৰ
হাতত তুলি কৰ্য-কৰে এই সন্তানৰ ভূমি, সেউজ
ৱোলোৱাৰ স্থপ্ত লৈ, বীজ সিঁচে নিজস্ব চিত্তাৰ। প্ৰাত্যহিক
জীৱনৰ অনুপম বৈচিত্ৰ্যৰোৰে প্ৰাণ পাই উঠে, মানুহ-
প্ৰকৃতিৰ জীৱল সামিধ্যত বিৰুদ্ধৰোৰেও অবোধ্যতাৰ
কুৰলী অতিৰাই হৈ উঠে মুৰ্মুলান, ভাস্বৰ। শিল্পীয়ে
তাকেই আঁকে, গায়, লিখে, নৃত্যৰ ছন্দত সামৰি থয়।
জীৱনৰ প্ৰাত্যহিকতা শিল্পীৰ বাবে অমুল প্ৰেৰণাৰ
উৎস। সেই প্ৰাত্যহিকতাৰ মাজতে সন্ধান কৰে বৈচিত্ৰ্যৰ,
ফুৰে অশান্ত চকুবোৰ। আনৰ দ্বাৰা বৰ্জিত, এৰেহা
বন্ধুৰোৰো তেওঁলোকৰ বাবে হৈ পৰে কান্ধন সদৃশ,
সুপীকৃত সন্তানৰ আকৰ। দ্রৰীভূত সামিধ্যত একাকীৰ
হৈ যায় শিল্প আৰু শিল্পী; নিৰ্দাৰণ কৰা কঠিন হৈ পৰে

**প্ৰাত্যহিকতাৰ
মাজত বৈচিত্ৰ্যৰ
সন্ধানত লৰাৰি**

শিল্পীৰ বাবে এয়া এখন উৰ্বৰ ভূমি, শ্যামলিমা
সন্তানৰ উৎস। সৃষ্টিৰ খনিকৰ সকলে নিজস্ব হাতিয়াৰ
হাতত তুলি কৰ্য-কৰে এই সন্তানৰ ভূমি, সেউজ
ৱোলোৱাৰ স্থপ্ত লৈ, বীজ সিঁচে নিজস্ব চিত্তাৰ। প্ৰাত্যহিক
জীৱনৰ অনুপম বৈচিত্ৰ্যৰোৰে প্ৰাণ পাই উঠে, মানুহ-
প্ৰকৃতিৰ জীৱল সামিধ্যত বিৰুদ্ধৰোৰেও অবোধ্যতাৰ
কুৰলী অতিৰাই হৈ উঠে মুৰ্মুলান, ভাস্বৰ। শিল্পীয়ে
তাকেই আঁকে, গায়, লিখে, নৃত্যৰ ছন্দত সামৰি থয়।
জীৱনৰ প্ৰাত্যহিকতা শিল্পীৰ বাবে অমুল প্ৰেৰণাৰ
উৎস। সেই প্ৰাত্যহিকতাৰ মাজতে সন্ধান কৰে বৈচিত্ৰ্যৰ,

সময় ঘটায় তাত প্ৰতিভা আৰু বীক্ষণৰ আৰু এই সুযম
সময়ৰ ফলত সৃষ্টি হয় এক কালজয়ী শিল্পকৰ্ম। অথচ
একেই প্ৰাত্যহিকতাৰ আতঙ্কিত হৈ পৰে সাধাৰণ মানুহ,
দুৰ্বিষহ হৈ পৰে তেওঁলোকৰ জীৱন। যন্ত্ৰণাময়।

**নৰকত জীৱনৰ গান গোৱা
ফ্ৰেকাৰৰ সেই কুলি চৰাইটো
যেন আন কোনো নহয়, এগৰাকী
শিল্পীৰ প্ৰতীকীহে, যি নৰকৰ
কদ্যতাৰ মাজত গায় বসন্তৰ
গান, পোৱা মঙ্গহৰ গোন্ধৰ
মাজত সুবাস ল'বলৈ শিকায়
সুগন্ধি ফুলৰ।**

একযোগিতাৰ পৰা মোক লাভৰ বাবে স্তুল চিত্তাৰে
নিজকে পতিত কৰি দৰ্শা-দৰ্শ, বিশ্বাসহীনতাৰ অন্দকাৰ
গহৰালৈ। শিল্পী সত্য-শিৰ-সন্দৰৰ সাধক। ইয়াতেই
নিহিত হৈ আছে শান্ত সত্য, মানৱতাৰ বীজমন্ত।
প্ৰেমহীনতা, বিশ্বাসহীনতাৰ দন্ধ পৃথিবীত শিল্পী মানৱতাৰ
পৰম উৎকৰ্ষ সাধনৰ হেতু ধ্যানৰত এক যেন মহান
তপস্থী।

জেইমছ এলবয় ফ্ৰেকাৰে 'চৰাইটোৰ গান শুনি' বুলি
লিখা কৰিতাটি শতাব্ৰীজোৱাৰ সময়ৰ আন্তৰণেও অকণো
মান কৰিব পৰা নাই, আজিও সি সজীৱ হৈ আছে
প্ৰতিজন হৃদয়ৱানৰ মনত। কৰিতাটি এনে ধৰণৰঃ এন্দিম
এটা কুলি চৰায়ে বাঁচ হৈকৰাই নৰকত সোমালোগৈ।
নৰকৰ জুয়ে পোৱা গহৰ ডালত বহি সি গান গৰালৈ
ধৰিবলৈ। তাৰ গান শুনি নৰকত বাস কৰা প্ৰেতাআবোৰৰ
মনত পৰি গ'ল গ'ছ আৰু বতাহ আৰু সোণোৱালী দিনৰ
কথা। নৰকত কুলি চৰাইটোৰ গান শুনাৰ পিছতহে
প্ৰেতাআবোৰে জানিলৈ যে সিহিত ইতিমধ্যে মৰিছিল।
গান শুনি শুনি সিহিতৰ মন্যাত্ম সাৰ পাই উঠিল। এজনে
হাত দুখন মেলি আন এজনক ভাই বুলি বুকুৰ মাজলৈ
টানি ল'লৈ। নৰকত জীৱনৰ গান গোৱা ফ্ৰেকাৰৰ সেই
কুলি চৰাইটো যেন আন কোনো নহয়, এগৰাকী শিল্পীৰ
প্ৰতীকীহে, যি নৰকৰ কদ্যতাৰ মাজত গায় বসন্তৰ গান,
পোৱা মঙ্গহৰ গোন্ধৰ মাজত সুবাস ল'বলৈ শিকায় সুগন্ধি
ফুলৰ। সেই মহান তপস্থীৰ উদাৰতাত আমিও অস্থিৰ
জুয়ে পোৱা পৃথিবীত খন্দেকলৈ হ'লৈও উৎশাহত টানি
ল'ও জীৱনৰ সৰাস।